

Official Spokesperson's response to media queries on press release by Special Rapporteur on minority issues and the Special Rapporteur on freedom of religion or belief

February 18, 2021

সংখ্যালঘু বিষয়সমূহৰ বিশেষ প্ৰতিবেদক আৰু ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ বিশেষ প্ৰতিবেদকৰ দ্বাৰা সংবাদ বিবৃতিৰ বিষয়ে কৰা সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কাৰ্যকৰি মুখপাত্ৰৰ প্ৰতিক্ৰিয়া

ফেব্ৰুৱাৰী 18, 2021

সংখ্যালঘু বিষয়সমূহৰ বিশেষ প্ৰতিবেদক আৰু ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ বিশেষ প্ৰতিবেদকৰ দ্বাৰা সংবাদ বিবৃতিৰ বিষয়ে কৰা সংবাদ মাধ্যমৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া হিচাপে কাৰ্যকৰি মুখপাত্ৰ, শ্ৰী অনুৰাগ শ্ৰীবাস্তৱে কয়:

“আমি সংখ্যালঘু বিষয়সমূহৰ বিশেষ প্ৰতিবেদক আৰু ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ বিশেষ প্ৰতিবেদকৰ দ্বাৰা জম্মু আৰু কাশ্মিৰৰ ওপৰৰ সংবাদ বিবৃতি দেখিছোঁ।

এয়া দুৰ্ভাগ্যবশত যে বিশেষ প্ৰতিবেদকসকলে 10 ফেব্ৰুৱাৰী তাৰিখে নিজৰ প্ৰশ্নাৱলী অৱগত কৰাৰ পিছত, আমাৰ প্ৰতিক্ৰিয়াৰ বাবেও অপেক্ষা নকৰিলে। ইয়াৰ বিপৰীতে, তেওঁলোকে সিদ্ধান্ত ল'লে নিজৰ ভুল ধাৰণাসমূহ সংবাদ মাধ্যমৰ আগত মুকলি কৰাৰ। এই সংবাদ বিবৃতিখন ইচ্ছাকৃতভাৱে এই সময়ত মুকলি কৰা হৈছে জম্মু আৰু কাশ্মিৰলৈ এক দূতৰ দলৰ ভ্ৰমণৰ সৈতে সংযোগ কৰিবলৈ।

সংবাদ বিবৃতিখনে এই তথ্য অৱজ্ঞা কৰে যে জম্মু আৰু কাশ্মিৰ ভাৰতৰ এক মুখ্য আৰু অবিচ্ছেদ্য অংশ আৰু 05 আগষ্ট 2019 তাৰিখৰ সিদ্ধান্ত জম্মু আৰু কাশ্মিৰ ৰাজ্যৰ পদমৰ্যাদা ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চললৈ পৰিৱৰ্তন কৰাৰ ভাৰতীয় সংসদে লৈছিল।

জিলা উন্নয়ন পৰিষদৰ স্থানীয় নিৰ্বাচনৰ সফল আয়োজনৰ দ্বাৰা তৃণমূল স্তৰত গণতন্ত্ৰ প্ৰৱেশ কৰি বহু দশক ধৰা ভেদভাৱ অস্ত কৰা আৰু গ্ৰামীণ অনুষ্ঠানৰ যোগেদি উচিত প্ৰশাসন নিশ্চিত কৰাৰ উদ্দেশ্যে লোৱা পদক্ষেপ এই সংবাদ বিবৃতিখনে বিবেচনা কৰাত বিফল হয়। সংবাদ বিবৃতিখনে আওকাণ কৰে ভাৰতৰ বাকি অঞ্চলত প্ৰযোজ্য আইন জম্মু আৰু কাশ্মিৰলৈ বিস্তাৰিত কৰাৰ ধনাত্মক প্ৰভাৱ, যাৰ দ্বাৰা জম্মু আৰু কাশ্মিৰৰ নাগৰিকে ভাৰতৰ আন অঞ্চলৰ নাগৰিকৰ বাবে উপলব্ধ একেই অধিকাৰ উপভোগ কৰিব পাৰিব।

গণতান্ত্ৰিক পৰিৱৰ্তনৰ বিষয়ে যি শংকাৰ ক্ষেত্ৰত, এই তথ্য যে জম্মু আৰু কাশ্মিৰত জাৰি অধিৱাস প্ৰমাণ-পত্ৰৰ এক বৃহৎ অধিকাংশ স্থায়ী আৱাসী প্ৰমাণ-পত্ৰ (পি আৰ চি) ধাৰক সকললৈ বাবে হয় এয়া প্ৰদৰ্শন কৰে যে এই শংকাবোৰ ভিত্তিহীন আৰু অমূলক।

এই সংবাদ বিবৃতিয়ে প্ৰশ্ন কৰে নৈৰ্ব্যক্তিকতা আৰু নিৰপেক্ষতাৰ বহল নীতিবোৰ যি বিশেষ প্ৰতিবেদকসকলে অৱলম্বন কৰা বাধ্যতামূলক কৰে মানৱ অধিকাৰ পৰিষদে।

আমি আশা কৰোঁ যে বিশেষ প্ৰতিবেদকসকলে এক উন্নত জ্ঞান বিকাশ কৰিব বিবেচনাৰ অধীনত থকা বিষয়বোৰৰ ক্ষিপ্ৰ পৰিশেষলৈ জপিয়াই সংবাদ বিবৃতি জাৰি কৰাৰ আগতে।”

নতুন দিল্লী

ফেব্ৰুৱাৰী 18, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.